

2 SEM TDC GEEC (CBCS) 2

2024

(May)

ECONOMICS

(Generic Elective)

Paper : GE-2

(Introductory Macro-economics)

Full Marks : 80

Pass Marks : 32

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

1. তলত দিয়াবোৰৰ শুল্ক উত্তৰটো বাছি উলিওৱা/ উত্তৰ লিখা : $1 \times 8 = 8$

Choose the correct answer/Answer the following :

(a) উপাদান ব্যয়ত নিষ্পত্তি জাতীয় উৎপাদনক তলৰ কি নামে
জনা যায় ?

Net National Product at factor cost is
known as

(i) নিষ্পত্তি ঘৰুৱা উৎপাদন

Net Domestic Product

(ii) বায় যোগ্য আয়

Disposable Income

(iii) জাতীয় আয়

National Income

(iv) ওপৰৰ এটাৰ নহয়

None of the above

(b) তলৰ শুল্কটো বাছি উলিওৱা ।

Choose the correct one.

(i) $GDP_{MP} = GNP_{MP} + NFIFA$ (ii) $GDP_{MP} = GNP_{MP} - NFIFA$ (iii) $GDP_{MP} = GNP_{FC} + NFIFA$ (iv) $GDP_{MP} = NNP_{MP} + NFIFA$

(c) তাৰল্য ফাদৰ সংজ্ঞা দিয়া ।

Define liquidity trap

(d) GDP পৰিমাপৰ ক্ষেত্ৰটো পদ্ধতিত ক্ষতিপূৰণ বানচ
অন্তৰ্ভুক্ত ?Compensation allowance is included in
which method of measuring GDP?(e) ব্যয়জনিত মুদ্রাস্ফীতি আৰু মুদ্রাস্ফীতিৰ ব্যয়ৰ মাজত
পাৰ্থক্য দেখুওৱা ।Differentiate between cost-push inflation
and cost of inflation.

(f) IS বেখা আৰু LM বেখাৰ পাৰম্পৰিক সমতাত কি কি নিৰ্ধাৰণ হয় ?

What are determined at the intersection of IS curve and LM curve?

(g) “মুদ্রাস্ফীতি সদায় আৰু সকলোতে এক মৌলিক পৰিষ্টনা !” কোনে কৈছিল ?

“Inflation is always and everywhere a monetary phenomenon.” Who said this?

(i) জে. এম. কেইন্স

J. M. Keynes

(ii) মিল্টন ফ্রিডমেন

Milton Friedman

(iii) এ. চি. পিগু

A. C. Pigou

(iv) আলফ্রেড মার্শাল

Alfred Marshall

(h) সক্রিয় চাহিদা মানে কি ?

What do you mean by effective demand?

2. তলত দিয়াবোৰৰ যি কোনো চাৰিটাৰ ওপৰত চমু টোকা লিখা
(প্রতিটো ১৫০ শব্দৰ ভিতৰত) : 4×4=16

Write short notes on any *four* of the following
(within 150 words each) :

(a) মৌলিক মুঠ ষকৰা উৎপাদন বনাম প্ৰকৃত মুঠ ষকৰা
উৎপাদন

Nominal GDP versus Real GDP

(b) GDP গণনার মূল্য-সংযোজিত পদ্ধতি

Value-added method to GDP

(c) মুদ্রার চাহিদার কেইসবাদী দৃষ্টিভঙ্গী

Keynesian approach to demand for money

(d) মুদ্রাস্ফীতির অরকাশ

Inflationary gap

(e) বাজকেয়িয় নীতি গুণক

Fiscal policy multiplier

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া (প্ৰতিটো ৫০০ শব্দৰ ভিতৰত) :

Answer the following questions (within 500 words each) :

3. (a) ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পাৰ্থক্য লিখা।
অৰ্থবিজ্ঞানৰ এই বিভাগ দুটা পৰম্পৰ নিৰ্ভৰশীলনে ?
সমষ্টিবাদী অৰ্থবিজ্ঞানৰ সীমাবদ্ধতাবোৰ উল্লেখ কৰা।

6+2+4=12

Distinguish between micro- and macro-economics. Do these two branches interdependent? Mention the limitations of macro-economics.

অথবা / Or

(b) GDPকে কেনেকৈ কল্যাণৰ এক পৰিমাপক হিচাপে
ব্যৱহাৰ কৰা হয়? আলোচনা কৰা। কি কি ক্ষেত্ৰত
কল্যাণৰ পৰিমাপক হিচাপে GDPক সমালোচনা
কৰা হয়? 6+6=12

How is GDP an indicator of welfare?
Explain. In what grounds, GDP as a
measure of welfare has been criticised?

4. (a) GDP গণনাৰ আয় আৰু ব্যয় পদ্ধতি আলোচনা কৰা।
ব্যয় পদ্ধতিৰ অসুবিধাসমূহ কি কি? 7+4=11

Discuss the income and expenditure
methods of measuring GDP. What are
the difficulties of expenditure method?

অথবা / Or

(b) আয় আৰু ব্যয়ৰ চক্ৰবৎ প্ৰবাহৰ দুটা খণ্ডৰ আৰ্হিটো
ব্যাখ্যা কৰা। 11

Elucidate the two-sector model of
circular flow of income and expenditure.

5. (a) মুদ্রাৰ পৰিমাণ তত্ত্বৰ নগদ লেনদেন আৰু নগদ বাহি
ব্যাখ্যা দুটাৰ সাজৰ সামঞ্জস্য আৰু পাৰ্থক্য লিখা। কি কি
কাৰণে নগদ লেনদেন ভাৰতকৈ নগদ বাহি ভাৰতটো
উৎকৃষ্ট বুলি গণ্য কৰা হয়? 7+4=11

Compare the similarities and differences
between cash transaction and cash
balance approaches to quantity theory of
money. In what ways, the cash balance
approach is superior to cash transaction
approach?

অথবা / Or

(b) উপর্যুক্ত উদাহরণসহ বাণিজ্যিক বেংকৰ খণ্ড সৃষ্টিৰ প্রক্রিয়াটো আলোচনা কৰা। এই প্রক্রিয়াটোৰ সীমাবদ্ধতাসমূহ কি কি ? 7+4=11

Explain the process of credit creation of commercial banks with suitable example. What are the limitations of this process?

6. (a) মুদ্রাস্ফীতি আৰু অৱস্ফীতিৰ পাৰ্থক্য দেখুওৱা। মুদ্রাস্ফীতি আৰু অৱস্ফীতিৰ প্ৰভাৱসমূহ কি কি ? অৱস্ফীতিকৈ মুদ্রাস্ফীতি ভাল বুলি ভূমি ভাবানে ? 2+5+4=11

Show the difference between inflation and deflation. What are the effects of inflation and deflation? Do you think that inflation is better than deflation?

অথবা / Or

(b) অতি-মুদ্রাস্ফীতিৰ সংজ্ঞা দিয়া। অতি-মুদ্রাস্ফীতিৰ প্ৰধান কাৰণসমূহ কি কি ? মুদ্রাস্ফীতি প্ৰতিৰোধী উপায় হিচাপে মৌলিক আৰু বাজকোষীয় নীতিবোৰ লিখা। 2+4+5=11

Define hyper-inflation. What are the causes of hyper-inflation? Suggest the monetary and fiscal policies of anti-inflationary measures.

7. (a) “যোগানে ইয়াব চাহিদা সৃষ্টি করে ।” এই কথার তের বজাৰ বিধিৰ সহায়ত ব্যাখ্যা কৰা । কোন কোন দিশত এই বিধিটোৱ সমালোচনা কৰা হয় ? $7+4=11$

“Supply creates its own demand.” Explain the statement with reference to Say’s law of market. In what grounds, this law is criticised?

অথবা / Or

(b) সামূহিক চাহিদা আৰু সামূহিক যোগান মানে কি ? উপযুক্ত চিত্ৰৰ সহায়ত কেইন্সৰ আৰু তত্ত্বটো ব্যাখ্যা কৰা । $5+6=11$

What do you mean by aggregate demand and aggregate supply? Illustrate the Keynesian theory of income with suitable diagram.

★ ★ ★